

المختصر في صفه العمرة وأحكامها



شركاء التنفيذ :



المحتوى الإسلامى



رواد التراجم



بيان الإسلام



دار الإسلام

يتاح طباعة هذا الإصدار ونشره بأي وسيلة مع
الالتزام بالإشارة إلى المصدر وعدم التغيير في النص

- Tel : +966 50 244 7000
- info@islamiccontent.org
- Riyadh 13245-2836
- www.islamiccontent.org



সকল্লা ধৰণৰ প্ৰশংসা বশ্ব্বজগতৰ প্ৰতাপালক
আল্লাহৰ বাবে, দৰুদ আৰু ছালাম বৰ্ষতি হওক আমাৰ
প্ৰিয় নবী মুহাম্মদৰ ওপৰত, আৰু তখেতেৰ পৰিয়ালবৰ্গ,
লগতে তখেতেৰ সকল্লা চাহবাৰ ওপৰত।

তাৰ পছিতঃ

এইখন হৈছে ওমৰাৰ বৰিৰণ, বধি-বিধান আৰু নিয়ম-নীতি
সম্পৰ্কীয় এটা সংক্ষিপ্ত পুস্তক। আমি ইয়াত
ওমৰাহকাৰীৰ বাবে প্ৰয়োজনীয় অধিকাংশ বিষয় দাঙি ধৰাৰ
চেষ্টা কৰিছোঁ।

মহান আল্লাহৰ ওচৰত দুআ কৰোঁ, তওঁ যেনে ইয়াক তওঁৰ
সন্তুষ্টৰ বাবে নৰিদ্দিষ্ট কৰি লয়, আৰু ইয়াৰ মাধ্যমত
সকল্লা মুছলমিকো উপকৃত হুৱাৰ তাওফীক প্ৰদান কৰে।



বভিন্ৰ ভাষাত ইছলামিকি বিষয়বস্তু
প্ৰস্তুতকাৰী সংস্থা

পৰ্ব্বমঃ ইবাদত কবুল হোৱাৰ চতুৰ্শমূহ

আল্লাহৰ ওচৰত ইবাদত কবুল
হ'বলৈ দুটা চতুৰ্ অতয্ন্ত জৰুৰী।

1

ইখলাচঃ

অৰ্থাৎ নৰিভজোলভাৰে একমাত্ৰ
আল্লাহৰ সন্তুষ্টী অৰ্জনৰ
উদ্দেশ্যে আৰু আখৰাতৰ বাবে ইবাদত
কৰিব লাগিব। যেনে- মহান আল্লাহে
কৈছেঃ

"وما أمروا إلا ليعبدوا الله مخلصين
له الدين حنفاء"

"আৰু সেইতক কৰেল এই নৰিদেশে
দিয়া হৈছিল যে, সেইতে যনে
আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই
যনে দ্বীনক একনিষ্ঠ কৰে।",

নবী চাল্লাল্লাহু আলাইহি
আছাল্লামে কৈছেঃ "সকলো কাম (ৰ
প্ৰাপ্য) হ'ব নিয়ত অনুযায়ী, আৰু
মানুহে তাৰ নিয়ত অনুযায়ী
প্ৰতফিল লাভ কৰিব।"

(বুখাৰীঃ ১, আৰু মুছলিমঃ ১৯০৭)

2

দ্বিতীয় চৰ্তটো

হৈছে, ইবাদত পালনৰ ক্ষেত্ৰত
কথা আৰু কৰ্মত নবী চাল্লাল্লাহু


আলাইহি অছাল্লামৰ অনুসৰণ কৰিব
লাগিব। তখেতে চাল্লাল্লাহু আলাইহি
আছাল্লামে কৈছেঃ

কৈছেঃ যিয়ে আমাৰ দ্বীনৰ মাজত এনে
কামো নতুন বিষয় সংযুক্ত কৰিব যিটো
তাৰ অংশ নহয়, সেইটো প্ৰত্যাখ্যাত।
(অৰ্থাৎ সেইটো গ্ৰহণযোগ্য নহয়)।

(বুখাৰীঃ ২৬৯৭, আৰু মুছলিমঃ ১৭১৮) মুছলিমৰ
(১৭১৮) বৰ্ণনাত আছেঃ :

"যিয়ে এনেকুৱা কামো আমল কৰিছে,
যিটো আমাৰ চৰীয়তত নাই সেইটো
প্ৰত্যাখ্যাত।"





দ্বিতীয়ঃ ওমৰাৰ পদ্ধতি আৰু ইয়াৰ নিয়ম-নীতি শিকাৰ বিধান

নৰ্ভিজোলভাৰে আল্লাহৰ ইবাদত কৰবি বচিৰা প্ৰতজিন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দেখুৱাই দিয়া দশি-নৰ্ভিশেনাসমূহ শিকা উচতি। যাত তেওঁ প্ৰতটী আমল ছুননত অনুসৰি পালন কৰবি পাৰে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহক তখেতেৰ অনুসৰণ কৰবিলৈ আৰু তখেতেৰ দশি-নৰ্ভিশেনাসমূহ মানি চলবিলৈ উৎসাহিত কৰছি। মালাকি বনি হুৰাইৰছি ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণতি য়ে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কহেঃ

"ছালাত আদায় কৰা, যনেকেই ষ্মাক ছালাত আদায় কৰ্ণাত দেখেছি।"

(বুখাৰীঃ ৬০০৮) জাবৰি ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণতি, তেওঁ কহেঃ

"(হজ্জৰ সময়ত) কুৰবানী ঈদৰ দিনা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বাহনৰ ওপৰৰ পৰা শলিগুটি নক্ৰিপে কৰা দেখেছি। লগতে তখেতে এই কথা কহেছি য়ে, তামাদ্বাকে হজ্জৰ নিয়ম নীতিয়াৰ শিকা দ্বাৰা, কাৰণ মই নাজাযা হয়তা এই হজ্জৰ পছিত মই আৰু হজ্জ কৰবি পাৰ্ণ নৈ নাই।"

(মুছলিমঃ ১২৯৭)

তৃতীয়: ওমৰাৰ ফজীলত বা গুৰুত্ব

ওমৰাৰ দুটা ফজীলত: ব্যাপক আৰু বিশেষ।

1

ব্যাপক:

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণতি, তেওঁ কৈছে:
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"ওমৰাহ হৈছে, দুটা ওমৰাৰ মাজত ছাৰা গুনাহৰ কাফ্ফাৰাহ।
আনহাত হজ্জে মাবৰূৰৰ প্ৰতিদিন জান্নাতৰ বাহিৰে আন
একা নহয়।"

(বুখাৰীঃ ১৭৭৩ আৰু মুছলিমঃ ১৩৪৯)

আব্দুল্লাহ বনি মাছ'উদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণতি
তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে
কৈছে: "তামাশ্বাক হজ্জ আৰু ওমৰাহ বাৰে বাৰে কৰা, কয়িমা
ইয়াৰ ফলত দৰদিৰতা দূৰ হয় আৰু গুনাহ স্মাচন হয়, যদিৰে
জুইশালত স্মাহা, স্মাণ আৰু বূপ উত্তপ্ত কৰিলে মামৰ গুচি যায়
। হজ্জে মাবৰূৰৰ (যি হজ্জত কাশ্বা ধৰণৰ গুনাহ কৰা ছাৰা নাই
।) ছাৰাব হৈছে কেৱল জান্নাত।"²

(তৰিমজীঃ ৮১০ আৰু নাছায়ীঃ ২৬৩১)

2

বিশেষ ওমৰাহ হৈছে,

ৰমাজান মাহত কৰা ওমৰাহ। আব্দুল্লাহ ইবনে আব্বাছ
ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণতি, নবী চাল্লাল্লাহু
আলাইহি অছাল্লামে কৈছে: "ৰমাজান মাহত কৰা ওমৰাৰ
প্ৰতিদিন হৈছে স্মাৰ সৈতে হজ্জ কৰাৰ সমান ছাৰাব।"³

[ছহীহ বুখাৰীঃ (১৮৬৩) আৰু ছহীহ মুছলিম (১২৫৬)]

2-মাউজাউ নাৰলি হাদ্দাদ অচছায়গে (স্মাহাৰ কাম কৰা আৰু স্মাণৰ কাম কৰা স্মাকৰ জুইৰ স্থান।)
ইবনে আব্দুল বাৰ্বৰ আত-তামহীদ (১৫/১০২)

3-অব্বাছ স্মাৰ সৈতে হজ্জ কৰাৰ সমান ছাৰাব। অন্যান্য বৰ্ণনাতা এই কথা উল্লেখ হৈছে।



ওমৰাৰ পদ্ধতি



প্রথমঃ মীকাতৰ বিধান

1-মীকাত কোৱা হয় সেইবোৰ স্থানক, যিবোৰ স্থানক নবী চাণ্লামাহু আলাইহি অছাণ্লামে হজ্জ বা ওমৰাহ পালনৰ ইচ্ছা পোষণকাৰী ব্যক্তিৰ বাবে এহৰাম পৰিধানৰ ঠাই হিচাপে নিৰ্ধাৰণ কৰিছে।

2-যিয়ে হজ্জ বা ওমৰাৰ নিয়ত কৰি এই মীকাতসমূহৰ যিকোনো এটা মীকাত অতিক্ৰম কৰিব বিচাৰিব, তাৰ বাবে সেই স্থানত এহৰাম পৰিধান কৰাটো অনিবাৰ্য্য। এহৰাম পৰিধান নকৰাকৈ মীকাত অতিক্ৰম কৰা বৈধ নহয়।

3-যিয়ে এই মীকাতসমূহতৰ তুলনাত মক্কাৰ নিকটৱৰ্তী ঠাইত থাকে, তেওঁৰ মীকাত হৈছে নিজৰ অৱস্থানস্থল। তেওঁ সেই স্থানৰ পৰাই হজ্জ আৰু ওমৰাৰ এহৰাম পৰিধান কৰি নিয়ত কৰিব পাৰিব।

4-মক্কাৰ বাসিন্দাসকলে আৰু যিসকলে মক্কাত থকা অৱস্থাত এহৰাম পৰিধান কৰিব বিচাৰে, তেওঁলোকে হজ্জৰ বাবে মক্কাৰ পৰাই এহৰাম পৰিধান কৰিব। কিন্তু ওমৰাৰ বাবে তেওঁলোকে পৱিত্ৰ সীমাৰ বাহিৰলৈ যাব লাগিব, যেনে- তানঈম বা তেনেকুৱা স্থানলৈ গৈ এহৰাম পৰিধান কৰি আহিব লাগিব।

5- যদি কোনোবাই বিমানযোগে আছে, তেন্তে তেওঁ মীকাত পোৱাৰ আগতেই এহৰাম পৰিধান কৰা উচিত। গতিকে তেওঁ মীকাতত উপনীত হোৱাৰ আগতেই এহৰাম পৰিধান কৰি প্রস্তুত হৈ থাকিব লাগে। মীকাতত উপনীত হৈ কেৱল নিয়ত কৰিব, বিমানবন্দৰত বিমান অৱতৰণ কৰালৈকে বিলম্ব কৰাটো বৈধ নহয়। বিমান দ্ৰুতগতিত চলাৰ কাৰণে মীকাত পাৰ হোৱাৰ আশংকাত, সাৱধানতাবশতঃ মীকাতত উপনীত হোৱাৰ আগতেই তালবিয়া পাঠ কৰাৰ অনুমতি আছে।



দিব্तीय: এহৰামৰ পদ্ধতি আৰু বিধান

এহৰাম পৰিধান কৰিব বিচৰা ব্যক্তিয়ে নিম্নলিখিত বিষয়বোৰ
পালন কৰিব লাগে

1-গোছল কৰা। নাৰী পুৰুষ উভয়ৰে বাবে এই সময়ছোৱাত গোছল
কৰাটো ছুমতে মুআক্কাদা (গুৰুত্বপূৰ্ণ ছুমত), আনকি মাহেকীয়া বা
প্ৰসৱিত্ৰী অৱস্থাত থকা মহিলায়ো গোছল কৰিব লাগে।

2-উত্তম সুগন্ধি ব্যৱহাৰ কৰা, সেয়া সুগন্ধিমূলক তেল হওক বা ওদ
আতৰ আদি, এইবোৰ মূৰ আৰু দাড়িত লগোৱা উচিত। এহৰাম
পৰিধান কৰাৰ পাছতো যদি সেই সুগন্ধি থাকে তথাপিও কোনো
অসুবিধা নাই। কিন্তু সুগন্ধি থকা কোনো আতৰেই ব্যৱহাৰ কৰা
নাৰীৰ বাবে বৈধ নহয়, কাৰণ ইয়াৰ ফলত গায়েৰ-মাহৰাম পুৰুষে
সুগন্ধি পাব পাৰে।



3-এহৰামৰ কাপোৰ পৰিধান কৰা। ইয়াৰ ভিতৰত আছে চিলাই=
বিহীন লুঙ্গী আৰু এখন চাদৰ। ছুমাহ হৈছে যে, এই কাপোৰ দুখন
বগা আৰু পৰিষ্কৃত তথা নতুন হ'ব লাগে। নাৰীসকলে সৌন্দৰ্য
প্ৰকাশ নকৰাকৈ যিকোনো কাপোৰ পৰিধান কৰিব পাৰে। কিন্তু এই
সময়ছোৱাত নিকাব (মুখৰ আবৰণ) আৰু হাত মোজা (গ্লাভছ)
পৰিধান কৰা উচিত নহয়। ইয়াৰ বাহিৰে বেলেগ উপায়ে নিজৰ
মুখমণ্ডল আৰু হাত পৰ্দাত ৰাখিব।

4-নামাজৰ পিছত এহৰাম পৰিধান কৰিব লাগে, সেয়া ফৰজ নামাজ হওক বা নফল নামাজ। কিন্তু এইটো বাধ্যতামূলক নহয়।

5-ইয়াৰ পিছত এইদৰে ক'ব লাগে: "লাৱাইকা আল্লাহুশ্ব উমৰাতান" (হে আল্লাহ! মই তোমাৰ আহ্বানত সঁহাৰি দি ওমৰাহ কৰিবলৈ উপস্থিত হৈছোঁ)। আনহাতে যদি তেওঁ বেলেগ কাৰোবাৰ হৈ ওমৰাহ কৰিবলৈ আহিছে তেন্তে এইদৰে ক'ব: "লাৱাইকা আল্লাহুশ্ব উমৰাতান আন.... [সেই ব্যক্তিৰ নাম ল'ব]।"

6-যদি কোনো ব্যক্তিয়ে এহৰাম পৰিধান কৰাৰ সময়ত এই আশংকা কৰে যে, তেওঁ হজ্জ বা ওমৰাহ পালনত বাধাগ্ৰস্থ হোৱাৰ সম্ভাৱনা আছে, তেন্তে তেওঁ এহৰাম পৰিধান কৰাৰ সময়ত চৰ্ত সাপেক্ষে এহৰাম পৰিধান কৰিব আৰু এইদৰে ক'ব: "লাৱাইকা আল্লাহুশ্ব উমৰাতান, অ ইন হাবাছানী হাবিছ, ফামাহাল্লী হাইছু হাবাছতানী।" এই চৰ্ত অনুযায়ী এহৰাম পৰিধান কৰাৰ পিছত তেওঁ যদি কোনো বাধাৰ সন্মুখীন হয় তেন্তে সেই ঠাইতে তেওঁ এহৰাম খুলিব পাৰিব, ইয়াৰ ফলত তেওঁৰ কোনো অসুবিধা নহয়।

7-ইয়াৰ পিছত বেছি বেছি তালবিয়া পাঠ কৰিব: "লাৱাইকা আল্লাহুশ্ব লাৱাইক; লাৱাইকা লা শ্বাৰীকা লাকা লাৱাইক; ইম্মাল "হামদা অন-নিমাতা, লাকা অল-মুস্ক, লা শ্বাৰীকা লা।"⁴

4-যতিয়া বান্দাই (لبيك) "লাব্বাইক" বুলি কয়; ততিয়া ইয়াৰ অৰ্থ হয়, হে মোৰ পূৰ্বপালক। মই তোমাৰ আহ্বানত বাৰে বাৰে সঁহাৰি দিছোঁ। অৰ্থাৎ বান্দা তাৰ পূৰ্বপালকৰ আনুগত্যত উপস্থিত হৈছে আৰু তেওঁৰ উপাসনাত অটল আছে। (إن الحمد والنعمة لك والملك) "সকলো ধৰণৰ প্ৰশংসা, সকলো প্ৰকাৰ নিয়ামত আৰু ৰাজত্ব কৰেল তোমাই"। الحمد : হৈছে কাহ্না সন্তত্বৰ প্ৰশংসা পূৰ্ব্বাংগেপূৰ্ণে মুহাব্বত আৰু শ্ৰদ্ধা সহকাৰে প্ৰকাশ কৰা; যদি সেই প্ৰশংসা বাৰে বাৰে কৰা হয় তেন্তে সেইটোক আৰবী ভাষাত ছান্না (ثناء) বুলি কোৱা হয়। والنعمة হৈছে, সেই খাইব অ বৰকত যাঁটা আল্লাহে বান্দাসকলক প্ৰদান কৰে, পছন্দনীয় বস্তু লাভ কৰা আৰু অপছন্দনীয় বস্তুৰ দূৰ হোৱাটো ইয়াৰ অন্তৰ্ভুক্ত। (الملك) "ৰাজত্ব" অৰ্থাৎ ৰাজত্ব একমাত্ৰ তোমাই। কাৰণ একমাত্ৰ আল্লাহেই হৈছে প্ৰবৃত্ত মালিক। (لا شريك لك) "তোমাৰ কাহ্না অংশীদাৰ নাই": অৰ্থাৎ আল্লাহৰ পূৰ্বাংগ চমি়াতৰ ভিতৰত কাহ্না কাহ্না অংশীদাৰতিব নাই। সেয়া ৰাজত্বৰ ক্ৰমত্বত হওক বা সৃষ্টিৰ ক্ৰমত্বত, নাইবা পৰিচালনা আৰু ইবাদতৰ ক্ৰমত্বত, কাহ্না ক্ৰমত্বত তেওঁৰ কাহ্না অংশীদাৰ নাই। মাজমু ফত্বাৰা অ বাছ-ইল শ্বাইখ আল-উছাইমীন (২২/১৬)-ৰ পৰা সংগৃহীত।



8-পুৰুষসকলে উচ্চস্বৰে তালবিয়া পাঠ কৰিব, এইদৰে পৰপুৰুষ নাথাকিলে নাৰীসকলে সশব্দে তালবিয়া পাঠ কৰিব। এহৰাম পৰিধান কৰা ব্যক্তিয়ে বেছি বেছি তালবিয়া পাঠ কৰিব লাগে, বিশেষকৈ সময় আৰু অৱস্থা পৰিবৰ্তনৰ সময়ত, যেনে- ওখ ঠাই আৰোহণ কৰাৰ সময়ত, ওপৰৰ পৰা তললৈ নমাৰ সময়ত, দিনে- ৰাতি সকলো সময়তে।
ওমৰাত এহৰাম পৰিধান কৰাৰ পিছৰ পৰা তাৱাফ আৰম্ভ নকৰালৈকে তালবিয়া পাঠ কৰিব লাগে।

9-এহৰাম অৱস্থাত মুহৰিম ব্যক্তিয়ে সেই সকলোবোৰ কাম বৰ্জন কৰিব লাগে, যিবোৰ এহৰাম পৰিধান কৰা অৱস্থাত কৰা নিষিদ্ধ, যেতিয়ালৈকে তেওঁ হালাল নহ'ব।

তৃতীয়ঃ তাৱাফৰ পদ্ধতি

1-মুহৰিম ব্যক্তিয়ে যেতিয়া মছজিদে হাৰামত প্ৰৱেশ কৰিব, তেতিয়া তেওঁ সোঁ ভৰি প্ৰথমে প্ৰৱেশ কৰোৱাটো চুম্বত। লগতে মছজিদত প্ৰৱেশৰ দুআ পাঠ কৰিব। এই ক্ষেত্ৰত সঠিক সূত্ৰত বৰ্ণিত দুআটো হৈছে এইদৰে কোৱাঃ আল্লা-হুম্মফতাহলী আবৱাবা বাহমাতিক। এই দুআটো যিকোনো মছজিদত প্ৰৱেশ কৰাৰ সময়তে পঢ়িব লাগে। এইটো কেৱল মছজিদে হাৰামৰ সৈতে নিৰ্দিষ্ট নহয়।

2-তাৱাফ আৰম্ভ কৰাৰ সময়ত তালবিয়া বন্ধ কৰিব, আৰু এহৰামৰ চাদৰটো ইজতিবা কৰি ল'ব। ইজতিবা হৈছেঃ চাদৰখনৰ মাজভাগ সোঁ হাতৰ কাষলতিৰ তলেৰে পাৰ কৰি চাদৰৰ দুয়ো মূৰ বাওঁ কাঁকৰ ওপৰত ৰাখিব। তাৱাফ শেষ কৰাৰ পিছত চাদৰখন আকৌ পূৰ্বাৱস্থালৈ ঘূৰাই আনিব, যিদৰে তাৱাফৰ পূৰ্বে আছিল। কাৰণ কেৱল তাৱাফৰ সময়তহে ইজতিবা কৰিব লাগে।



3-ইয়াৰ পিছত হাজাৰে আছৰাদ চুমা খাবলৈ আগুৱাই যাব, যদি চুমা খোৱাৰ সুযোগ নাথাকে তেন্তে হাতেৰে স্পৰ্শ কৰিব আৰু হাতত চুমা খাব, যদি হাতেৰেও স্পৰ্শ কৰা সম্ভৱ নহয় তেন্তে বেলেগ কোনো বস্তুৰে স্পৰ্শ কৰিব, যেনে- লাখুটি আদিৰে আৰু স্পৰ্শ কৰাৰ পিছত সেইটোক চুমা খাব। যদি এইটোও সম্ভৱ নহয় তেন্তে হাজাৰে আছৰাদৰ ফালে মুখ কৰি থিয় হৈ হাতেৰে ইংগিত কৰিব, কিন্তু এই অৱস্থাত হাতত চুমা নাখাব। উত্তম এইটোৱে যে, ভিৰ কৰা উচিত নহয়। মানুহক কষ্ট দিয়াও উচিত নহয় আৰু নিজেও কষ্টত পৰা ঠিক নহয়।

4-হাজৰে আছৰাদ স্পৰ্শ কৰাৰ সময়ত বা ইংগিত কৰাৰ আল্লাহু (الله أكبر) সময়ত আকবাৰ বুলি ক'ব লাগে।



5-ইয়াৰ পিছত কাবা ঘৰক বাওঁফালে ৰাখি সোঁ দিশত তাৰাফ আৰম্ভ কৰিব, বুকনে যামানী পোৱাৰ পিছত, বুকনে যামানীক চুমা নোখোৱাকৈ স্পৰ্শ কৰিব, যদি স্পৰ্শ কৰা সম্ভৱ নহয় তেন্তে ভিৰ নকৰিব আৰু ইংগিত কৰাৰো প্ৰয়োজন নাই।

6-বুকনে যামানীৰ পৰা হাজৰে আছৱাদৰ মাজৰ ঠাইখিনিত এই দুআ পাঠ কৰিবঃ

(رَبَّنَا آتِنَا فِي الدُّنْيَا حَسَنَةً وَفِي الْآخِرَةِ حَسَنَةً وَقِنَا عَذَابَ النَّارِ)

ৰাৱানা আ-তিনা ফিদুনিয়া হাছানাহ, অফিল আ-খিৰাতি"
"হাছানাহ, অফিনা আজাবান না-ৰ।

অৰ্থঃ হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দান কৰা, লগতে আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।

7-যেতিয়াই হাজৰে আছৱাদৰ ওচৰলৈ আহিব তেতিয়াই আল্লাহু الله أكبر হাতেৰে ইংগিত কৰিব আৰু ক'বঃ
আকবাৰ।

8-তাৰাফৰ সময়ছোৱাত নিজৰ পছন্দ মতে যিকোনো দুআ, জিকৰ-আজকাৰ আৰু কোৰআন পাঠ কৰিব পাৰে।

9-প্ৰথম তিনি তাৰাফত ৰমল কৰা ছুন্নত। ৰমল হৈছে অকণমান খৰকৈ দৌৰি যোৱাৰ নিচিনাকৈ খোজকাঢ়ি যোৱা। বাকী চাৰি তাৰাফত ৰমলৰ প্ৰয়োজন নাই, সেইকেইটাত স্বাভাৱিকভাৱে খোজকাঢ়ি তাৰাফ কৰিব।

10-তারাফ শেষ কৰি মাৰ্গামে ইব্রাহীমৰ ফালে যাব আৰু এই আয়াত পাঠ কৰিবঃ

(وَاتَّخِذُوا مِنْ مَّقَامِ إِبْرَاهِيمَ مُصَلِّئًا)

ইয়াৰ পিছত যদি সম্ভৱ হয় মাৰ্গামে ইব্রাহীমৰ পিছফালে দুই বাকাত নামাজ পঢ়িব। যদি ঠাই পোৱা নাযায় তেন্তে মছজিদৰ যিকোনো স্থানতে পঢ়িলেই হ'ল। প্ৰথম বাকাতত ছুৰা ফাতিহাৰ পিছত

(قُلْ يَا أَيُّهَا الْكَافِرُونَ)

ক্বুল ইয়া আয্যুহাল কাফিৰুন। অৰ্থাত ছুৰা আল-কাফিৰুন পাঠ কৰিব।

আৰু দ্বিতীয় বাকাতত ছুৰা ফাতিহাৰ পিছত

(قُلْ هُوَ اللَّهُ أَحَدٌ)

ক্বুল হুৱালা-হু আহাদ। অৰ্থাত ছুৰা ইখলাচ পাঠ কৰিব।

চতুৰ্থঃ ছায়ী কৰাৰ পদ্ধতি

1-তারাফ আৰু দুই বাকাত নামাজ আদায় কৰাৰ পিছত ছায়ী কৰাৰ স্থানলৈ যাব। চাফাৰ ওচৰলৈ গৈ এই আয়াত পাঠ কৰিবঃ

(إِنَّ الصَّفَا وَالْمَرْوَةَ مِنْ شَعَائِرِ اللَّهِ)

ইয়াৰ পিছত ক'বঃ (অৰ্থাৎ আল্লাহে যাট্টাৰ পৰা আৰম্ভ কৰাছে, ময়্যা সেইটোৰ পৰা আৰম্ভ কৰাটোঁ।)



2-ইয়াৰ পিছত চাফাৰ ওপৰলৈ উঠিব, যাতে কা'বা দেখা পোৱা যায়, অথবা কাবাৰ ফালে মুখ কৰি থিয় হ'বঃ লগতে

আলহাম্দুলিল্লাহ আৰু

আল্লাহু আকবাৰ কৈ এই দুআ তিনিবাৰ পাঠ কৰিবঃ

(لا إله إلا الله وحده لا شريك له، له الملك وله الحمد، وهو على كل شيء قدير،

لا إله إلا الله وحده، أنجز وعده، ونصر عبده، وهزم الأحزاب وحده)

ইয়াৰ পিছত নিজৰ ইচ্ছা মতে দুআ কৰিব।

3-ইয়াৰ পিছত মাৰৱাৰ পিনে যাবলৈ চাফাৰ পৰা খোজকাঢ়ি নামি আহিব। সেউজীয়া সংকেতত আহি দৌৰি পাৰ হ'ব। দ্বিতীয় সেউজীয়া সংকেতত আহি স্বাভাৱিকভাৱে খোজকাঢ়ি পাৰ হ'ব। নাৰীসকলে দৌৰি পাৰ হোৱা উচিত নহয়।

4-মাৰৱাত উপস্থিত হৈ সেইবোৰ কৰিব, যিবোৰ চাফাত উপস্থিত হৈ কৰিছিল। চাওক ২নং পেৰেগ্ৰাফ

5-ইয়াৰ পিছত চাফাৰ পিনে যাবলৈ মাৰৱাৰ পৰা খোজকাঢ়ি নামি আহিব। সেউজীয়া সংকেতত আহি দৌৰি পাৰ হ'ব। দ্বিতীয় সেউজীয়া সংকেতত আহি স্বাভাৱিকভাৱে খোজকাঢ়ি পাৰ হ'ব।

6-এইদৰে সাতবাৰ কৰিব। চাফাৰ পৰা মাৰৱালৈ যোৱাটো হৈছে এটা ছায়ী, আৰু মাৰৱাৰ পৰা চাফালৈ অহাটো হৈছে আন এটা ছায়ী।



7-ছায়ী কৰাৰ সময়ছোৱাত নিজৰ পছন্দ মতে যিকোনো দুআ,
জিকৰ-আজকাৰ আৰু কোৰআন পাঠ কৰিব পাৰে।

পঞ্চমঃ মূৰৰ চুলি চুটি কৰা বা মুণ্ডন কৰা

1-ওমবাহকাৰীয়ে তাৰাফ আৰু ছায়ী শেষ কৰাৰ পিছত
পুৰুষসকলে মূৰৰ চুলি খুৰাই পেলাব লাগে অথবা চুলি চুটি
কৰি ল'ব লাগে। ছুমত হৈছে মূৰৰ চুলি খুৰাই পেলোৱা অথবা
সম্পূৰ্ণ মূৰৰ চুলি চুটি কৰা।

2-চুলি চুটি কৰাতকৈ মুণ্ডন কৰা উত্তম। কিন্তু হজ্জৰ সময়
নিকটৱৰ্তী হ'লে, চুলি গজাৰ সম্ভাৱনা নাথাকিলে চুলি চুটি
কৰাই লোৱাটোৱে উত্তম।

3-আনহাতে নাৰীসকলে এক আঙুলি পৰিমাণ চুলি চুটি কৰি
ল'ব লাগে।



এহ্বামৰ নিষিদ্ধ বিষয়সমূহ

এহ্বামৰ নিষিদ্ধ বিষয়সমূহ হৈছেঃ

- 1-চুলি, মোচ আৰু শৰীৰৰ যিকোনো ঠাইৰ নোম খুবোৱা বা উঘালি পেলোৱা তথা কটা নিষেধ।
- 2-হাত ভৰিৰ নখ চুটি কৰা বা একেবাৰে উঠাই পেলোৱা নিষেধ।
- 3-এনেকুৱা বস্তুৰে মূৰ ঢাকি ৰখা নিষেধ, যিটো মূৰৰ সৈতে লাগি থাকে, যেনে- টুপি, পাগুৰি, গুতৰা আদি। এইদৰে মূৰৰ ওপৰত চাদৰ ৰখা, বা ৰুমাল নাইবা কঞ্চল অথবা কাৰ্টন আদি যিবোৰৰ দ্বাৰা সচৰাচৰ মানুহে মূৰ ঢাকি ৰাখে। এইটো কেৱল পুৰুষসকলৰ বাবে নিষিদ্ধ, নাৰীসকলৰ বাবে নহয়।



4-সচৰাচৰ পৰিধান কৰা কাপোৰ, যেনে- জুৰা, পাইজামা, কামিচ, মোজা আৰু হাতমোজা আদি পিন্ধা নিষিদ্ধ। এই বিধানটো কেৱল পুৰুষসকলৰ বাবে। আনহাতে নাৰীসকলৰ বাবে কেৱল নিৰ্দিষ্ট কেইটামান বস্তু নিষিদ্ধ, যেনে

-নকিব, মুখ ঢাকি ৰখা পৰ্দ্দা বা লছিম আদি পিন্ধা নিষিদ্ধে। কিন্তু পৰপুৰুষৰ সন্মুখত সামৰ্থ অনুযায়ী মুখ ঢকাৰ চফেটা কৰবি। এই ক্ষেত্ৰত যদি বস্তুৰে মুখমণ্ডল ঢাকবি, সেইটো মুখমণ্ডলত স্পৰ্শ কৰিলেও কাফা অসুবিধা নাই। ইয়াৰ বাহিৰে নাৰীসকলে মূৰত পট্টী বান্ধি স্মাৰাটো উচতি নহয়, এই উদ্দেশ্যে য়ে, সেই পৰ্দ্দা যাতো মুখমণ্ডলত স্পৰ্শ নকৰে। কাৰআন হাদীছত এইটো কৰাৰ কাফা প্ৰমাণ নাই।

-হাতমোজা পিন্ধা নিষিদ্ধে, কিন্তু পৰপুৰুষৰ সন্মুখত হাত ঢাকি ৰখা অনবিধ্য। এইক্ষেত্ৰত হাত স্বাৰকাৰ আঁৰত স্মাৰাই ল'ব পাৰে।

5-শৰীৰত বা এহৰামৰ কাপোৰত সুগন্ধি ব্যৱহাৰ কৰা নিষেধ।

6-স্থলৰ কোনো জীৱ-জন্তু হত্যা কৰা বা চিকাৰ কৰা নিষেধ।

7-নিজৰ কাৰণে হওক বা বেলেগৰ কাৰণে বিবাহৰ প্ৰস্তাৱ দিয়া নিষেধ।

8-নিকাৰ বৈঠক কৰাও নিষেধ।

9-স্ত্ৰীক চুমা খোৱা বা কামনাৰ সৈতে স্পৰ্শ কৰা নিষেধ।

10-যৌন মিলন কৰা নিষেধ।

আল্লাহেই সৰ্বজ্ঞ। দৰুদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত।

ওমৰাৰ কৰণীয়সমূহৰ সংক্ষিপ্ত বিৱৰণ
(কভাৰ পেজত থাকিব নাইবা শেষ পৃষ্ঠাত থাকিব)



1-গোছল কৰা।

2-সুগন্ধি ব্যৱহাৰ কৰা।

3-এহৰামৰ কাপোৰ পৰিধান কৰা।

4-এহৰাম কৰা। অৰ্থাত্ ওমৰাৰ
কৰণীয়সমূহ পালন কৰিবলৈ প্ৰৱেশৰ
সময়ত নিয়ত কৰা।

5-তালবিয়াহ পাঠ কৰা।

6-বাইতুল্লাহৰ (কাবা ঘৰৰ) তাৰাফ কৰা।

7-মাৰ্বামে ইব্ৰাহীমৰ পিছফালে দুই
ৰাকাত নামাজ পঢ়া।

8-চাফা আৰু মাৰৱাৰ মাজত ছায়ী কৰা।

9-মূৰ খুৰোৱা বা চুলি চুটি কৰা।

সূচীপত্ৰ

1	ভূমিকা
2	প্ৰথমঃ ইবাদত কবুল হাৰাৰ চৰ্তসমূহ
3	দ্বিতীয়ঃ ওমৰাৰ পদ্ধতি আৰু ইয়াৰ নিয়ম-নীতি শিকাৰ বধিান
4	তৃতীয়ঃ ওমৰাৰ ফজীলত বা গুৰুত্ব
5	ওমৰাৰ পদ্ধতি
6	প্ৰথমঃ মীকাতৰ বধিান
8	দ্বিতীয়ঃ এহৰামৰ পদ্ধতি আৰু বধিান
10	তৃতীয়ঃ তাৰাফৰ পদ্ধতি
13	চতুৰ্থঃ ছায়ী কৰাৰ পদ্ধতি
15	পঞ্চমঃ মূৰৰ চুলি চুটি কৰা বা মুণ্ডন কৰা
16	এহৰামৰ নিষিদ্ধ বিষয়সমূহ
18	ওমৰাৰ কৰণীয়সমূহৰ সংক্ষিপ্ত বৰিৰণ (কভাৰ পজেত থাকবি নাইবা শেষে পৃষ্ঠাত থাকবি)

تعرف على الإسلام

بأكثر من 100 لغة



موسوعة الأحاديث النبوية
HadeethEnc.com



ترجمات متقنة للأحاديث
النبوية وشروحاتها بأكثر من
لغة (60)



بيان الإسلام
byenah.com



مواد منتقاة للتعريف
بالإسلام وتعليمه بأكثر
من (120) لغة



موسوعة القرآن الكريم
QuranEnc.com



ترجمات متقنة لمعاني
القرآن الكريم بأكثر من
لغة (75)



موسوعات وخدمات إسلامية باللغات
s.islamenc.com



للمزيد
من المواقع الإسلامية
بلغات العالم



محتوى الإسلام
islamcontent.com



مواد إسلامية متنوعة
وشاملة بأكثر من (125)
لغة



ضيوف الرحمن
hajjumrh.com



مواد منتقاة للحجاج
والمعتمرين و الزوار
بلغات العالم